

অধ্যক্ষৰ কলম



নলবাৰী বাণিজ্য মহাবিদ্যালয় নলবাৰী জিলাৰ একমাত্র বাণিজ্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান । তদানীন্তন নলবাৰীৰ এচাম শিক্ষাপ্ৰেমী তথা সমাজসেৱী ব্যক্তিয়ে নলবাৰী জিলাত বাণিজ্য শিক্ষাৰ প্ৰসাৰৰ মনোভাবেৰে ১৯৭৯ চনত জন্ম দিছিল-- নলবাৰী বাণিজ্য মহাবিদ্যালয় যি কেইজন ব্যক্তিৰ অক্লান্ত প্ৰয়াসত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল, পৰবৰ্তী সময়ত অনেক গুণী-জ্ঞানী ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক চিন্তাৰ সাৰ-পানী পাই আজি পূৰ্ণাঙ্গ ৰূপ পাইছে । পূৰ্ণ যৌৱনপ্ৰাপ্ত নলবাৰী বাণিজ্য মহাবিদ্যালয়ত আজি চৌদিশ গোন্ধে আমোলমোল । আৰম্ভণিতে ৰাস্তা-ঘাট, মহাবিদ্যালয়ৰ গৃহ বা অন্যান্য বিষয়ত কিছু অভাৱ অনাটনে মহাবিদ্যালয়খনক জুৰুলা কৰিছিল যদিও ১৯৯১ চনত চৰকাৰী মঞ্জুৰী পোৱাৰ পিছত আৰু ২০০৫ চনত প্ৰাদেশীকৃত হোৱাৰ পিচৰে পৰা মহাবিদ্যালয়খনে আৰ্থিক আভাৱৰ পৰা সকাহ পোৱাত ই টাপে টাপে আগবাঢ়িবলৈ লৈছে, আৰু বিশেষকৈ ২০০৮ চনত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অন্তৰ্ভুক্ত হোৱাত পূৰ্ণ স্বচ্ছল আৱস্থালৈ আহিছে ।

বৰ্তমান সময়ত নলবাৰী বাণিজ্য মহাবিদ্যালয় বাণিজ্য শিক্ষাৰ ক্ষেত্ৰত কেওটা দিশতে সমপূৰ্ণ নিৰ্ভৰযোগ্য উচ্চ শিক্ষানুষ্ঠান । বিগত বৰ্ষ সমূহৰ ফলাফল সমূহে ইয়াৰ আশাব্যঞ্জক দিশতো দেখুৱাই আহিছে । ২০০৯ চনত হিচাপ ৰক্ষণ (Accountancy) বিভাগত ৫ জনে প্ৰথম বিভাগ পাই মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে । মহাবিদ্যালয়খনৰ আটাইতকৈ গৌৰৱোজুল দিশটো হল নলবাৰী জিলাৰ এইখিন্তেই একমাত্র উচ্চ শিক্ষানুষ্ঠান যত এই ভয়াবহ নিৰনুৱা সমস্যাৰ দিনতো ইয়াৰ স্নাতক সমূহে নিয়োগ নিযুক্তি লাভ কৰি আহিছে । অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ইয়াৰ ছাত্ৰ-ছাত্ৰীয়ে নিযুক্তি লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

সঁচা অৰ্থত নলবাৰী বাণিজ্য মহাবিদ্যালয় এক গতিশীল শিক্ষানুষ্ঠান । সময়ৰ লগে লগে ইয়াত নতুন নতুন বিভাগ বা পাঠ্যক্ৰম সংযোজিত হৈ আহিছে । বৰ্তমান বাণিজ্য শিক্ষাৰ বাহিৰেও ইয়াত কলা আৰু B.BA পাঠ্যক্ৰম সংযোজিত হৈছে । স্নাতক ডিগ্ৰী লাভ কৰা ৰ অন্তত ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL ৰ অধীনস্থ M.Com ডিগ্ৰী লাভ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে । পঢ়াৰ প্ৰতি আগ্ৰহ অথচ সুবিধা নথকা ছাত্ৰ-ছাত্ৰী সকলক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে B.A, B.Com, BCA, BBA আদি পাঠ্যক্ৰম পঢ়াৰ সুবিধা আগবঢ়োৱা হৈছে ।

নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও বৰ্তমান অধ্যয়নশীল মনোভাৱৰ পৰিচয় দি আহিছে । তেখেত সকলে ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ গ্ৰন্থ প্ৰণয়ন কৰাত আত্ম নিয়োগ কৰাৰ উপৰি গৱেষণা কাৰ্যত সততে নিয়োজিত হৈছে । ইতিমধ্যে মহাবিদ্যালয়ৰ ৩ জন অধ্যাপকে বিশ্ববিদ্যালয়ৰ অতিকৈ সন্মানীয় পি.এইচ.ডি, লাভ কৰিছে আৰু দুজনে পি.এইচ.ডি, পোৱাৰ পথত । প্ৰায় প্ৰতিজন শিক্ষকে MRP(Minor Resaerch Project) ৰ কাম নিয়াৰিকৈ কৰি আছে । ২০১০ বছৰত মহাবিদ্যালয়খনত তিনিখনকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । অসমীয়া বিভাগৰ পৰা Folk-life and Culture: Their Impacts on the Society in the Present Day Context বিষয়ৰ ওপৰত ৫ আৰু ৬ জুন তাৰিখে ইংৰাজী বিভাগৰ পৰা Current Trands in the eaching of English in india at the higher secondary and degree level : problems and prospect আৰু IQAC ৰ পৰা Challengig Role of Internal Quality Assurance Cells in Qualitative Development of Higher Education in Assam- এই দুখন ক্ৰমে ৭ আৰু ১০ আৰু ১১ আৰু ১২ জুন ২০১০ ত অনুষ্ঠিত এই তিনিওখন আলোচনা চক্ৰত অসমৰ বিভিন্ন কলেজৰ পৰা প্ৰায় ২৫৫ জন গবেষক আৰু ১৭ জন অসম আৰু অসমৰ বাহিৰৰ সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে । এনেবোৰ কাৰ্য্য মহাবিদ্যালয় এখনৰ বাবে নিশ্চয়কৈ শিক্ষাসদী । নলবাৰী তথা ইয়াৰ চৌপাশৰ অঞ্চলসমূহত ইয়ে এক শিক্ষাসদী বাতাবৰণৰ তথা এক বৌদ্ধিক পৰিমণ্ডলৰ সৃষ্টি কৰা বুলি ভাবিব পাৰি ।

এনেবোৰ সাফল্যৰ পিছতো মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আমি আত্ম সন্তুষ্টি লাভ কৰিব পৰা নাই । বৰ্তমান বিশ্বায়নৰ যুগত মহাবিদ্যালয়খনত তথা এই অঞ্চলটোত আমাৰ কৰিবলগা আৰু বহুত আছে আৰু আছে মহাবিদ্যালয়ৰ অভাৱ । মহাবিদ্যালয়খনত Girls Hostel হৈছে যদিও Boys Hostel এই পৰ্যন্ত হোৱা নাই । তেনেকৈ নাই খেলৰ ভাল সা-সুবিধা । এই ক্ষেত্ৰত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগে বিভিন্ন শিতানত মঞ্জুৰী প্ৰদান কৰি আহিছে যদিও আমি আৰু অধিক আশাবাদী ।

ড० পৰেশ নাথ শৰ্মা

অধ্যক্ষ